

Total number of printed pages-11

3 (Sem-4/CBCS) BOT HG 1/2, RC

2023

## BOTANY

(Honours Generic / Regular)

**Answer the Questions from any one Option.**

### OPTION - A

(*Plant Anatomy and Embryology*)

Paper : BOT-HG-4016

### OPTION - B

(*Economic Botany and  
Plant Biotechnology*)

Paper : BOT-HG-4026

For Regular Core

(*Plant Anatomy and Embryology*)

Paper : BOT-RC-4016

Full Marks : 60

Time : Three hours

*The figures in the margin indicate  
full marks for the questions.*

Answer either in English or in Assamese.

Contd.

## **OPTION - A**

### **(Plant Anatomy and Embryology)**

Paper : BOT-HG-4016/BOT-RC-4016

1. Answer very briefly :  $1 \times 7 = 7$

অতি চমু উত্তর দিয়া :

- (a) What is the only living cell present in xylem tissue ?

জাইলেমত থকা একমাত্র জীরিত কোষ কি?

- (b) Write the type of vascular bundle in dicot root.

দ্বি-বীজপত্রী উদ্ভিদৰ শিপাত পোৱা সংবহনগুচ্ছবিধৰ নাম লিখা।

- (c) Who discovered the process of double fertilization ?

দ্বি-গর্ভাধান প্রক্ৰিয়া কোনে আৱিষ্কাৰ কৰিছিল?

- (d) What type of fruit does not bear seeds ?

কি ধৰণৰ ফলে বীজ ধাৰণ বা সৃষ্টি নকৰে?

- (e) What type of endosperm is found in wheat ?

গোমধানত কি ধৰণৰ জ্ঞণপোষ পোৱা যায়?

(f) What is cambium ?

কেমবিয়াম কি?

(g) What are sunken stomata ?

নিমজ্জিত পত্রবন্ধবোৰ কি?

2. Write briefly :  $2 \times 4 = 8$

চমুকে লিখা :

(a) Quiescent centre (নিষ্ঠিয় কেন্দ্র)

(b) Parachute mechanism of seed dispersal

বীজ বিস্তারণৰ পেৰাচুট কৌশল

(c) Embryo sac (জৰাধাৰ)

(d) Annual rings (বৰ্ষবলয়)

3. Answer **any three** of the following :

$5 \times 3 = 15$

তলত উল্লেখ কৰা যিকোনো তিনিটাৰ উজ্জ্বল লিখা :

(a) Difference between the internal structure of dicot and monocot stems.

দ্বি-বীজপত্রী আৰু একবীজপত্রী উদ্ভিদৰ কাণৰ  
আভ্যন্তৰীণ গঠনৰ পাৰ্থক্য।

(b) Write briefly on heartwood and sap-wood.

সাব কাষ্ট আৰু বসবাহী কাষ্ট সম্পর্কে চমুকৈ লিখা।

(c) Anatomical features of xemophytes.

মৰজ উদ্ভিদৰ আভ্যন্তৰীণ গঠন।

(d) Describe the important theories relating to the organisation of root apex.

মূলাঘ সংগঠনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ মতবাদসমূহ বৰ্ণনা কৰা।

(e) What is double fertilization ? Write briefly about the significance of double fertilization.

দ্বি-নিয়েচন কি? দ্বি-নিয়েচনৰ তাৎপৰ্যসমূহ চমুকৈ লিখা।

4. Answer **any three** of the following :

$10 \times 3 = 30$

তলত দিয়া যিকোনো তিনিটাৰ উজ্জ্বল লিখা :

(a) What is meristematic tissue ? How are they classified ? Write briefly about them.

$2+2+6=10$

ভাজক কলা কি? ইয়াৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? প্ৰত্যেকৰ বিষয়ে চমুকৈ লিখা।

- (b) Describe the extrastelar secondary growth in dicots with suitable illustration. Distinguish between fascicular and interfascicular cambium.  $7+3=10$

চিত্রসহ দ্বিবীজপত্রী উদ্ভিদের কাণ্ডে হোরা বহিঃস্ত্রীয় গৌণবৃক্ষি বর্ণনা করা। ফেচিকুলার আৰু ইন্টাৰ-ফেচিকুলার কেমবিয়ামৰ মাজত থকা পার্থক্যসমূহ লিখা।

- (c) Describe about the contrivances for cross pollination in plants.

ইতৰ পৰাগযোগৰ বাবে উদ্ভিদত থকা কৌশলসমূহ বর্ণনা কৰা।

- (d) How are functional megasporangium and embryo sac formed ? Describe various types of embryo sac developments in angiosperms with neat diagram.  $2+8=10$

কার্যক্ষম স্ত্রীবেণু আৰু জ্ঞাধাৰ কেনেকৈ গঠন হয় ?  
সমুষ্পক উদ্ভিদৰ বিভিন্ন প্ৰকাৰৰ জ্ঞাধাৰৰ গঠন  
প্ৰক্ৰিয়াৰ বিষয়ে চিত্রসহ বর্ণনা কৰা।

- (e) What is permanent tissue ? Describe different types of simple tissues with neat diagram.  $2+8=10$

স্থায়ী কলা কি? চিত্রসহ বিভিন্ন প্রকারৰ সৰল কলাব  
বর্ণনা দিয়া।

- (f) What is polyembryony ? Who first reported the phenomenon of polyembryony ? Describe briefly about the cleavage polyembryony with neat diagram.  $2+1+7=10$

বহুজনতা কি? কোনে প্রথমে বহুজনতা নিরীক্ষণ  
কৰিছিল? বিদ্রবণ বহুজনতাৰ চিত্রসহ বর্ণনা কৰা।

---

## **OPTION - B**

### **(Economic Botany and Plant Biotechnology)**

Paper : BOT-HG-4026

1. Answer the following questions :  $1 \times 7 = 7$

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

(a) What is the scientific name of gram ?

বুটমাহৰ বৈজ্ঞানিক নাম কি?

(b) What is the main alkaloid found in black pepper ?

জালুকত পোৱা মুখ্য এলকালাইড বিধৰ নাম লিখা।

(c) Groundnut belongs to which family ?

চীনাবাদাম কোন গোত্ৰৰ অন্তর্গত?

(d) Who is known as father of tissue culture ?

কলাকৰ্ষণৰ জনক বুলি কাক জনা যায় ?

(e) What is gynogenesis ?

গাইনজেনেছিচ কি?

(f) Write the full form of RFLP.

আৰ.এফ.এল.পি.-ৰ সম্পূৰ্ণ নামটো লিখা।

(g) What is DNA fingerprinting ?

ডি.এন.এ. ফিংগারপ্রিন্টিং কি?

2. Answer the following questions briefly :

$2 \times 4 = 8$

তলত দিয়া প্রশ্নসমূহ চমুকে লিখা :

(a) What is endosperm culture ?

জনপোষ কর্বণ কি?

(b) What is blotting technique ?

ব্লটিং প্রক্রিয়া কি?

(c) What is RAPD marker ?

আব.এ.পি.ডি. মার্কার কি?

(d) What is ELISA test ?

‘এলিজা’ পরীক্ষা কি?

3. Write short notes on the following : *(any three)*

$5 \times 3 = 15$

তলত দিয়াসমূহৰ ওপৰত চমু টোকা লিখা : (যিকোনো তিনিটা)

(a) Origin and economic importance of Soybean

চয়াবিনৰ উৎপত্তি আৰু অৰ্থনৈতিক গুৰুত্ব

- (b) Scientific names and uses of clove and black pepper

লং আৰু জালুকৰ বৈজ্ঞানিক নাম আৰু ব্যৱহাৰসমূহ

- (c) Micropropagation

সৃষ্টিপ্ৰৱৰ্ধন

- (d) DNA fingerprinting technique and its uses

ডি.এন.এ. ফিংগাৰপ্ৰিণ্টিং প্ৰক্ৰিয়া আৰু ইয়াৰ  
ব্যৱহাৰসমূহ

- (e) Reverse transcriptase—PCR

ৰিভাৰ্ট ট্ৰেন্চক্ৰিপটেচ—পি.চি.আৰ.

4. Answer the following questions :  $10 \times 3 = 30$

তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা :

- (a) Define centre of origin. Describe Nikolai Vavilov's centres of origin with examples of the crops.  $1+9=10$

উৎপত্তিৰ কেন্দ্ৰস্থলৰ সংজ্ঞা লিখা। নিক'লাই ভাভিল'ভৰ  
উৎপত্তিৰ কেন্দ্ৰস্থলসমূহ শস্যৰ উদাহৰণসহ লিখা।

**Or / অথবা**

Discuss the centre of origin, scientific name, processing and uses of tea.

$1+1+5+3=10$

চাহ গচ্ছ উৎপত্তির কেন্দ্রস্থল, বৈজ্ঞানিক নাম, প্রস্তুতকৰণ প্রক্রিয়া আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা।

- (b) Describe the in vitro pathways of gynogenesis and their application.

$6+4=10$

স্ত্রীজনন উৎপত্তিৰ পদ্ধতিসমূহ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰা।

**Or / অথবা**

Describe the process of embryo culture and their practical application.

জনকৰণ প্রক্রিয়া আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগসমূহ বৰ্ণনা কৰা।

- (c) What is SDS-PAGE technique ?  
Describe the southern and northern blotting techniques in electrophoresis.

$1+9=10$

এচ.ডি.এচ.-পি.এ.জি.ই. পদ্ধতি কি? দক্ষিণ আৰু উত্তৰ পৰিশোধন প্রক্রিয়াৰ কৌশলসমূহ বৰ্ণনা কৰা।

**Or / অথবা**

**Describe the molecular DNA markers  
— RAPD, RFLP and SNPs.**

**আণবিক ডি.এন.এ. মার্কার — আর.এ.পি.ড., আর.এফ.  
এল.পি. আৰু এচ.এন.পি.সমূহৰ বিষয়ে লিখা।**

---